

Total number of printed pages-16

1 (Sem-1) CHE

2023

## CHEMISTRY

Paper : CHE0100104

(Chemistry-I)

Full Marks : 45

Time : 2 hours

*The figures in the margin indicate full marks for the questions.*

*Answer either in English or in Assamese.*

1. Answer the following multiple-choice questions.  $1 \times 5 = 5$

তলত দিয়া প্রশ্নসমূহৰ উত্তৰ চিনাক্ত কৰা :

- (a) How many radial nodes does a  $3p$  atomic orbital possess ?

(i) 0

(ii) 1

(iii) 2

(iv) 3

Contd.

$3p$  অবিটেলের পরিধিমুখী নিষ্কম্প বিন্দুর সংখ্যা কিমান?

- (i) 0
- (ii) 1
- (iii) 2
- (iv) 3

(b) An atom with a valence electronic configuration of  $1s^2 2s^2 2p^6 3s^2 3p^3$  belongs to group

- (i) 3
- (ii) 5
- (iii) 11
- (iv) 15

$1s^2 2s^2 2p^6 3s^2 3p^3$  ইলেক্ট্রনীয় বিন্যাসের পরমাণু এটা  
পর্যাবৃত্ত তালিকার \_\_\_\_\_ বর্গের অন্তর্গত।

- (i) 3
- (ii) 5
- (iii) 11
- (iv) 15



(c) The square of a wave function,  $\Psi^2$ , is found to be zero for a certain region of an atom. This finding is interpreted as.

- (i) It is highly likely to find the electron in this region
- (ii) The probability of finding the electron in the region where is null
- (iii) The probability of finding the electron in the region where is low
- (iv) The shape of the orbital will be spherical


এটা পরমাণুর কোনো এটা অংশত এটা তরঙ্গ ফলনৰ  
বর্গৰ মান শূন্য পোৱা গ'ল। ইয়াক আমি এনেকৈ ব্যাখ্যা  
কৰিব পাৰো :

- (i) ইলেক্ট্রন এটা এই অংশত পেৱাটো অতি  
সম্ভাৱনাপূৰ্ণ
- (ii) ইলেক্ট্রনটো এই অংশত পোৱাৰ সম্ভাৱনা শূন্য
- (iii) ইলেক্ট্রনটো এই অংশত পোৱাৰ সম্ভাৱনা নিম্ন
- (iv) অবিটেলটোৰ আকৃতি গোলাকাৰ

(d) Which of the following compounds has no isomer?



তলত দিয়া কোনটো যৌগৰ সমযোগী নাই?



(e) The compressibility factor,  $Z$  for an ideal gas is

(i) greater than 1

(ii) less than 1

(iii) 1

(iv) 0

আদর্শ গেছুৰ সংকোচনশীলতা গুণাংক,  $Z$

(i) 1 তকৈ অধিক

(ii) 1 তকৈ কম

(iii) 1

(iv) 0

2. Answer **any five** of the following questions :

$$2 \times 5 = 10$$

তলত দিয়া প্ৰশ্নসমূহৰ যিকোনো পাঁচটাৰ উত্তৰ দিয়া :

(a) Plot the radial part of the wave function ( $R(r)$ ) versus radius ( $r$ ) for the  $3p$  orbital.

$3p$  অৰবিটেলৰ পৰিধিমুখী ফলনৰ ( $R(r)$ ) বিপৰীতে  
ব্যাসার্ধৰ ( $r$ ) লেখ আঁকা।


(b) Give the ground state electronic configuration for Si.

Si ৰ ভূমিক্ষৰ ইলেক্ট্ৰন বিন্যাস লিখা।


(c) Find the  $Z_{eff}$  from Slater's rule for an Ar  $3p$  electron.

শ্ৰেষ্ঠাৰৰ নিয়মৰ সহায়ত অৱজননৰ  $Z_{eff}$   
গণনা কৰা।

- (i) Define the compressibility factor of a gas.
- (ii) Why does the behaviour of real gas deviate from ideal gas behaviour?
- (iii) What are Newtonian and non-Newtonian liquids?
- (iv) What is the effect of temperature on viscosity?




જો ક્ષમતા કરી શકતું હોય તો કેવી રીતે?




- (g) Which compound is a stronger base?

(d) Fischer projection for a molecule is given below; draw the Sawhorse and Newmann projections for the same.



એ ક્ષમતા કરી શકતું હોય તો કેવી રીતે?



જો ક્ષમતા કરી શકતું હોય તો કેવી રીતે?

- (e) Explain what the photoelectric effect is meant by.
- (f) What is inductive effect in organic molecules?

જીલાફાઈલો નિયમો કેવી રીતે પડતી?

- (g) What is the effect of temperature on viscosity?

મેંત બ્યા.

- (h) What is the effect of temperature on viscosity?

મેંત બ્યા.

- (i) What is the effect of temperature on viscosity?

મેંત બ્યા.

- (j) What is the effect of temperature on viscosity?

મેંત બ્યા.

- (k) What is the effect of temperature on viscosity?

મેંત બ્યા.

- (l) What is the effect of temperature on viscosity?

મેંત બ્યા.

- (m) What is the effect of temperature on viscosity?

મેંત બ્યા.

- (n) What is the effect of temperature on viscosity?

મેંત બ્યા.

- (o) What is the effect of temperature on viscosity?


મેંત બ્યા.

3. Answer **any four** of the following questions :


$$5 \times 4 = 20$$

তলৰ ঘিকেনো চাৰিটা প্ৰশ্নৰ উত্তৰ দিয়া :

- (a) The graph of ionization energy (IE) versus atomic number for the elements through Ar (figure below) shows that the IE increases from Li to Ne. Why the graph shows maxima at Be and N, and minima at B and O?



H ৰ পৰা Ar লৈ আয়নীকৰণ শক্তিৰ বিপৰীতে পাৰমাণবিক সংখ্যাৰ লেখ এখন দিয়া হৈছে। দেখা গৈছে যে Li ৰ পৰা Ne নলৈ আয়নীকৰণ শক্তি বাঢ়িছে। কিন্তু Be আৰু N কিয় ওপৰত আৰু B আৰু O তলত আছে ?



(প্ৰথম আয়নীকৰণ শক্তি)

- (b) Explain why halogens have largest electron affinities.

হেল'জেনসমূহৰ ইলেক্ট্ৰন আসক্তি সৰোচ কিয়, ব্যাখ্যা কৰা।

- (c) What are the hybrid orbitals of the carbon atoms in the following molecules?

$$1+1+1+1+1=5$$

- (i)  $H_3C-CH_3$
- (ii)  $H_3C-CH=CH_2$
- (iii)  $CH_3-C\equiv C-CH_2OH$
- (iv)  $CH_3CH=O$
- (v)  $CH_3COOH$

তলত দিয়া অনুবোৰত থকা কাৰ্বন পৰমাণুৰ সংকৰিত  
অৰবিটেলবোৰ কি?



- (i)  $H_3C-CH_3$
- (ii)  $H_3C-CH=CH_2$
- (iii)  $CH_3-C\equiv C-CH_2OH$
- (iv)  $CH_3CH=O$
- (v)  $CH_3COOH$

- (d) Sketch the shapes of the following molecular orbitals:  $\sigma_{1s}$ ,  $\sigma_{1s}^*$ ,  $\pi_{2p}$  and  $\pi_{2p}^*$ . How do their energies compared?

$$4+1=5$$

$\sigma_{1s}$ ,  $\sigma_{1s}^*$ ,  $\pi_{2p}$  আৰু  $\pi_{2p}^*$  আণৱিক অৰবিটেল  
কেইটাৰ আকৃতি অংকন কৰা। ইহঁতৰ শক্তি  
তুলনামূলকভাৱে কেনেকুৰা?



- (e) The compound 1, 2-dichloroethane ( $C_2H_4Cl_2$ ) is nonpolar, while cis-dichloroethylene ( $C_2H_2Cl_2$ ) has a dipole moment:



1, 2-dichloroethane cis-dichloroethylene

On the basis of bonding considerations,  
explain why 1,2-dichloroethane is  
nonpolar but cis-dichloroethylene is  
polar.

1, 2-ডাইক্লোইথেন ( $C_2H_4Cl_2$ ) অ-পৰিয় কিন্তু cis-  
ডাইক্লোইথিলিন ( $C_2H_2Cl_2$ ) ৰ দিমেৰ ভামক আছে।



1, 2-ডাইক্লোইথেন cis-ডাইক্লোইথিলিন  
যৌগ দুটাৰ বান্ধানি বিবেচনা কৰি কাৰণ ব্যাখ্যা কৰা।

- (f) Briefly explain Planck's quantum theory and explain what a quantum is. What are the units for Planck's constant?

$$3+2=5$$

প্লাঙ্কের কোরান্টাম তত্ত্ব চমুকে ব্যাখ্যা করা আৰু কোরান্টাম যানে কি ব্যাখ্যা কৰা। প্লাঙ্কের ধৰণকৰ এককবোৰ কি?

- (g) Define the co-efficient of viscosity. Discuss the effect of temperature and pressure on the viscosity of a liquid.

$$1+4=5$$

সান্দ্ৰতা গুণাংকৰ সংজ্ঞা দিয়া। তৰলৰ সান্দ্ৰতাৰ ওপৰত উষ্ণতা আৰু চাপৰ প্ৰভাৱ আলোচনা কৰা।

- (h) What is Boyle's temperature? Show that Boyle's temperature,  $T_B = \frac{a}{Rb}$  where  $a$  and  $b$  are van der Waals constants.

$$1+4=5$$


বয়লৰ উষ্ণতা কি? দেখুৱা যে বয়লৰ উষ্ণতা,

$$T_B = \frac{a}{Rb} \text{ য'ত } a \text{ আৰু } b \text{ ভাণ্ডাৰ রালছ ধৰণক।}$$

4. Answer **any one** of the following questions :  $10 \times 1 = 10$

তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ কৰা :

- (a) As cyclohexane goes from one chair conformation to the other (note that the two chairs are equivalent), it has to go through several other forms (conformations) — half-chair, twist boat, and boat, as shown below :  $2.5 \times 4 = 10$



Conformation অনুৰূপ

- (i) Why is the half-chair conformation very unstable (with high energy)?
- (ii) Why is twist boat less stable than the chair conformation?

- (ii) বামাৰ শ্ৰেণীৰ প্ৰথম ৰেখাৰ তৰংগ দৈৰ্ঘ্য  $656.3\text{ nm}$ । এই ৰেখাৰ নিৰ্গমনত জড়িত কক্ষপথ দুটাৰ মাজৰ শক্তিৰ পাৰ্থক্য কিমান?
- (iii) ভূমিক্ষৰ আৰু উভেজিত স্বৰ কি?
- (c) Define critical temperature, critical pressure and critical volume. Derive the expressions for these critical constants in terms of van der Waals constants  $a$  and  $b$ .  $3+7=10$

ক্রান্তিক উষ্ণতা, ক্রান্তিক চাপ আৰু ক্রান্তিক আয়তনৰ সংজ্ঞা দিয়া। ভাণ্ডাৰ ৱালছ ধৰক  $a$  আৰু  $b$  থকাকৈ, ক্রান্তিক ধৰক কেইটাৰ অভিব্যক্তি উলিওৱা।

- (d) Define the terms surface tension and surface energy. Derive an expression for surface tension determination by capillary rise method.

Calculate the height to which water will rise in a glass capillary if the radius of the tube is  $0.02\text{ cm}$ . The surface tension of water is  $72.8\text{ dyne cm}^{-1}$ .  $3+4+3=10$

পৃষ্ঠাটান আৰু পৃষ্ঠাশক্তিৰ সংজ্ঞা দিয়া। কৈশিক নলী উখান পদ্ধতিৰে পৃষ্ঠাটান নিৰ্গয়ৰ বাবে এটা অভিব্যক্তি উলিওৱা।  
 এটা  $0.02\text{ cm}$  কৈশিক নলীৰ মাজেৰে পানী কিমান ওপৰলৈ উঠিব নিৰ্গয় কৰা। (পানীৰ পৃষ্ঠাটান  $72.8\text{ dyne cm}^{-1}$ )।

---